

Total No. of printed pages = 10

4 (Sem-1) BMT

2017

BUSINESS MATHEMATICS

Paper : 1·1

Full Marks - 80

Time - Three hours

The figures in the margin indicate full marks
for the questions.

Answer either in English or in Assamese.

ইংৰাজী নাইবা অসমীয়াত উত্তৰ কৰা।

1. Answer the following questions : $1 \times 10 = 10$

তলৰ প্ৰশ্নকেইটাৰ উত্তৰ কৰা :

(i) Is $\{x : x + 5 = 5\}$ a null set ?

$\{x : x + 5 = 5\}$ এটা বিক্ষিণু সংহতি হয়নে ?

(ii) Evaluate : (মান নিৰ্গত কৰা)

$$\log_{3\sqrt{3}} 27$$

(iii) Is a scalar matrix, a diagonal matrix ? (Yes/
No).

এটা অদিশ মৌলিকক্ষ বিকৰ্ণ মৌলিকক্ষ হয়নে নহয় ?

[Turn over

(iv) Fill in the blank :

খালী ঠাই পূর কৰা :

$$^{13}\text{C}_8 + ^{13}\text{C}_9 = \underline{\hspace{2cm}}$$

(v) If any two rows (or columns) of a determinant are identical, what will be the value of the determinant ?

এটা নির্ণয়কৰ যি কোনো দুটা শাৰী (বা স্তুত) একে হলে, নির্ণয়কটোৰ মান কি হব লিখা।

$$(vi) \frac{d}{dx} (\sqrt{x^2 + 3})$$

$$(vii) \text{Evaluate : } (\text{মান নির্ণয় কৰা}) \quad \int_1^2 \frac{1}{x} dx$$

(viii) Find the slope of the line which passes through the points $(5, -2)$ and $(3, -1)$.

$(5, -2)$ আৰু $(3, -1)$ বিন্দুৰ মাজেৰে যোৱা ৰেখাৰ প্ৰণতা নিৰ্ণয় কৰা।

(ix) If interest is compounded half yearly, what is the formula for finding amount ?

সুত ছ মাহৰ মূৰত চক্ৰবৃক্ষি হিচাবে গণনা কৰিলে সৰুদ্ধিমূল নিৰ্ণয় কৰা সূত্ৰটো লিখা। Given (দিয়া আছে)

A = Amount (সৰুদ্ধিমূল), r = Rate (সুতৰ হাৰ),

P = Principal (মূলধন), n = No. of years (বছৰ)

(x) Give the definition of 'decision variable' associated with linear programming.

ৰেখিক প্ৰক্ৰমণৰ লগত জড়িত নিৰ্ণয়ত্বক চলকৰ সংজ্ঞা দিয়া।

2. (i) Is -116 a term of the A.P series $46, 38, 30, \dots$

$46, 38, 30, \dots$ এই সমান্তৰ শ্ৰেণীটোৰ এটা পদ -116 হয়নে ?

$$2 \times 5 = 10$$

$$(ii) \text{If (যদি)} \quad A = \begin{bmatrix} 5 & -2 \\ 0 & 7 \end{bmatrix}, \quad B = \begin{bmatrix} 2 & -3 \\ -1 & 4 \end{bmatrix}$$

find (নিৰ্ণয় কৰা) BA .

(iii) Write two differences between a matrix and a determinant.

এটা মৌলকক্ষ আৰু এটা নিৰ্ণয়কৰ মাজৰ দুটা পাৰ্থক্য লিখা।

(iv) For what value of m , the line $mx - 5y - 11=0$ passes through the point $(-7, 9)$? Find.

m ৰ কি মানৰ বাবে $mx - 5y - 11=0$ ৰেখাডাল $(-7, 9)$ বিন্দুৰ মাজেৰে যায় ? নিৰ্ণয় কৰা।

(v) Prove that (প্ৰমাণ কৰা যে)

$$\frac{1}{\log_a (abc)} + \frac{1}{\log_b (abc)} + \frac{1}{\log_c (abc)} = 1$$

3. Answer the following questions : $5 \times 4 = 20$

তলৰ প্ৰশ্নবিলাকৰ উত্তৰ দিয়া :

- (a) If a, b, c be the p th, q th and r th term respectively of a G.P, prove that

যদি a, b, c ক্ৰমে এটা সমূহোত্তৰ প্ৰগতিৰ p তম, q তম আৰু r তম পদ হয়, প্ৰমাণ কৰা যে

$$a^{q-r} b^{r-p} c^{p-q} = 1$$

Or / নাইবা

A man took a loan of Rs.7200 to be repaid in 20 instalments, where the instalments form an A.P. After 15 instalments one-third of the loan remains unpaid. Find the value of 16th instalment.

এজন মানুহে 20টা কিস্তিত পৰিশোধ কৰিব বুলি 7200 টকা ধাৰলৈ ললে। 15টা কিস্তি দিয়াৰ পিছত দেখা গ'ল যে তেওঁৰ এক-তৃতীয়াংশ পৰিশোধ কৰিবলৈ তেতিয়াও বাকী আছে। যদি কিস্তিবোৰে এটা সমান্তৰ প্ৰগতি গঠন কৰে, তেনেহলে ঘষ্টদশ কিস্তিৰ পৰিমাণ নিৰ্ণয় কৰা।

- (b) A machine costs Rs. 4,00,000. Its value depreciates at the rate of 10% p.a. What will be its value after 4 years ?

এটা মেচিনৰ মূল্য 4,00,000 টকা। ইয়াৰ অৱক্ষয়ৰ হাৰ বছৰি 10% হলে, 4 বছৰৰ মূৰত মেচিনটোৰ মূল্য কিমান হব?

Or / নাইবা

In how many years will an annuity of Rs. 400 amount to Rs. 4064 if interest is 3% compounded annually ?

সুতৰ হাৰ বছৰি চক্ৰবৃদ্ধি 3% হাৰে গণনা কৰিবলৈ কিমান বছৰৰ মূৰত 400 টকাৰ এটা বাৰ্ষিকীৰ সৰ্বক্ষমূল 4064 টকা হব?

Given (দিয়া আছে) $\log 1.3048 = 0.1155$

$$\log 1.03 = 0.0128$$

- (c) Show that : (দেখুওৱা যে)

$$\begin{vmatrix} 1+a & b & c \\ a & 1+b & c \\ a & b & 1+c \end{vmatrix} = 1+a+b+c$$

Or / নাইবা

If (যদি) $U = \{1, 2, 3, 4, 5, 6, 7, 8\}$

$$A = \{1, 2, 3, 4\}$$

$$B = \{2, 3, 5, 7\}$$

$$C = \{2, 4, 6, 8\}$$

Find : (নিৰ্ণয় কৰা)

$$(i) A \cap (B - C)$$

$$(ii) A^C \cup (B - C)^C$$

(d) Prove that (প্রমাণ করা যে)

$$2^n P_n = 2^n \{1. 3. 5. \dots. (2n-1)\}$$

Or / নাইবা

A question paper consists of two groups A and B. Each group consists of 5 questions. In how many ways a student can answer 6 questions in all if he has to answer at least two questions from each group ?

এখন প্রশ্নকাকত A আৰু B দুটা অংশত বিভক্ত। প্রতিটো অংশত 5টাকে প্রশ্ন আছে। এজন ছাত্রই মুঠতে কিমান ধৰণে 6টা প্রশ্নৰ উত্তৰ কৰিব পাৰিব যদিহে তেওঁ প্রতিটো অংশৰ পৰা অতি কমেও 2টাকে প্রশ্নৰ উত্তৰ কৰিব লাগে ?

4. (a) Solve by Cramer's rule.

7

ক্রেমাৰৰ সূত্ৰ প্ৰয়োগ কৰি সমাধান কৰা।

$$3x + y + 2z = 3$$

$$2x - 3y - z = -3$$

$$x + 2y + z = 4$$

Or / নাইবা

Find the inverse of the matrix :

তলৰ ঘোলকক্ষটোৱ প্রতিলোম উলিওৱা :

$$A = \begin{bmatrix} 1 & 0 & 2 \\ 2 & -1 & 3 \\ 4 & 1 & 8 \end{bmatrix}$$

(b) If (যদি) $a^2 + b^2 = 14ab$, prove that (প্রমাণ কৰা যে) 3

$$\log \left\{ \frac{1}{\sqrt{3}} (a - b) \right\} = \frac{1}{2} (2 \log 2 + \log a + \log b)$$

Or / নাইবা

Prove that (প্রমাণ কৰা যে)

$$x^{\log y - \log z} \times y^{\log z - \log x} \times z^{\log x - \log y} = 1$$

5. (a) Establish the equation of a line in the form $y = mx + c$. 5

সৰলৰেখাৰ $y = mx + c$ আকাৰৰ সমীকৰণ প্রতিষ্ঠা কৰা।

(b) Find the equation of the line passing through the point of intersection of the lines $2x - 3y - 9 = 0$ and $5y - 3x + 14 = 0$ and perpendicular to the line $6x - 7y + 11 = 0$. 5

$2x - 3y - 9 = 0$ আৰু $5y - 3x + 14 = 0$ ৰেখাৰ ছেদবিন্দুৰ মাজেৰে অতিক্ৰম কৰা আৰু $6x - 7y + 11 = 0$ ৰেখাৰ লম্বভাবে থকা ৰেখাৰ সমীকৰণ নিৰ্ণয় কৰা।

Or / নাইবা

A firm finds that its customers will buy 15% more of its product if the price of the product is reduced by Rs. 5. When the price is Rs. 25, the firm is selling 1000 units. Assuming the demand curve to be linear, find its equation.

এখন ফার্মে ঠার করিলে যে যদি তেওঁলোকৰ উৎপাদিত
বস্তুৰ মূল্য প্রতি এককত 5 টকাকৈ কমে, তেনহলে
তেওঁলোকৰ গ্রাহকে কিনা বস্তুৰ পৰিমাণ 15% বাঢ়িব।
চাইদা বক্তৃ বৈধিক বুলি ধৰি ইয়াৰ সমীকৰণ নিৰ্গত কৰা,
যদিহে প্রতি এককৰ মূল্য 25 টকা হ'লে তেওঁলোকে
1000 একক বিক্ৰী কৰে।

6. (a) (i) If (যদি) $\phi(x) = \frac{1}{x^2}$, prove that (প্ৰমাণ কৰা
যে)

3

$$\phi(x+b) - \phi(x) = -\frac{b(2x+b)}{\{x(x+b)\}^2}$$

- (ii) Evaluate : (মান নিৰ্গত কৰা)

2

$$\lim_{x \rightarrow 0} \frac{x}{\sqrt{2+x} - \sqrt{2-x}}$$

Or/নাইবা

A function is defined as :

এটা ফলন তলত দিয়া ধৰণৰ :

$$f(x) = \begin{cases} 1-x, & 0 \leq x \leq 1 \\ x-1, & x > 1 \end{cases}$$

Is $f(x)$ continuous at $x = 1$?

$f(x)$ ফলন $x=1$ বিন্দুত অনবিচ্ছিন্ন হয়নে, পৰীক্ষা
কৰা।

- (b) Find

2+2+1=5

- (i) the average revenue function (AR)
(ii) the marginal revenue function (MR)
(i) গড় বিক্ৰী ফলন (AR) আৰু
(ii) প্ৰাণ্তিক বিক্ৰী ফলন (MR) নিৰ্গত কৰা
if (যদি)

Total revenue (মুঠ বিক্ৰী ফলন) (TR)

$$= 25Q - \frac{Q^2}{5} + 3$$

Q = No. of output sold (মুঠ বিক্ৰী হোৱা সামগ্ৰীৰ
একক)

Evaluate AR and MR at $Q = 4$.

$Q = 4$ ৰ বাবে AR আৰু MRৰ মান নিৰ্গত কৰা।

Or / নাইবা

A radio manufacturer finds that he can sell x radios per week at Rs. P each where

$$P = 2\left(100 - \frac{x}{4}\right).$$
 His cost of production for x

radios per week is Rs. $\left(120x - \frac{x^2}{2}\right)$. Show
that his profit is maximum when the
production is 40 units per week. Also find
the maximum profit.

এজন বেডিও প্রস্তুতকারীয়ে প্রতিটো বেডিও P

বিক্রী করিব পাবে, যখন $P = 2\left(100 - \frac{x}{4}\right)$.

বেডিওর মুঠ উৎপাদন খরচ $\left(120x - \frac{x^2}{2}\right)$ হয়,
দেখুওৱা যে সপ্তাহত 40 টা বেডিও বিক্রী করিলে
লাভ সর্বাধিক হব। প্রতি সপ্তাহত হোৱা সর্বাধিক
পৰিমাণ নিৰ্গত কৰা।

7. (a) Integrate any two of the following : 2x2

তলৰ যি কোনো মুটাৰ অনুকলন নিৰ্গত কৰা :

$$(i) \int (6x + 1) \sqrt{3x^2 + x} \, dx$$

$$(ii) \int \frac{4x - 5}{4x^2 - 10x + 8} \, dx$$

$$(iii) \int_a^b e^{mx} \, dx$$

8. Solve the following LPP graphically.

তলৰ বৈধিক প্ৰক্ৰিয়ণ সমস্যাটো লেখৰ দ্বাৰা সমাধান

$$\text{Maximize } Z = 50x + 80y$$

subject to the constraints

$$x + 2y \leq 160$$

$$5x + 6y \leq 600$$

$$x \leq 80$$

$$y \leq 60 \quad x, y \geq 0.$$